

Total No. of Printed Pages—11

7  
**4 SEM TDC GECH/CHMN (CBCS)  
GE/DSC 4**

**2023**

( May/June )

**CHEMISTRY**

( Generic Elective/  
Discipline Specific Course )

Paper : GE-4/DSC-4

**Transition Metals, Coordination Chemistry )**

Full Marks : 27+26=53

Pass Marks : 21

Time : 3 hours

The figures in the margin indicate full marks  
for the questions

**SECTION—A**

( Inorganic Chemistry )

( Marks : 27 )

1. শুন্দি উত্তরটো বাচি উলিওৱা :

$1 \times 5 = 5$

Choose the correct answer :

(a)  $[Ni(CO)_4]$  যৌগত থকা Ni-র জাৰণ অৱস্থা হ'ল

( 2 )

The oxidation state of Ni in the compound  $[Ni(CO)_4]$  is

- (i) 2
  - (ii) 3
  - (iii) 0
  - (iv) 4
- (b)  $[Cr(en)_3]^{3+}$  আয়নত Cr-র সমষ্টি সংখ্যা হ'ল

The coordination number of Cr in the complex ion  $[Cr(en)_3]^{3+}$  is

- (i) 3
  - (ii) 4
  - (iii) 6
  - (iv) 1
- (c) তলত দিয়া কোনটো ইলেক্ট্রনীয় সজ্জা  $Cu^+$ -র বাবে শুল্ক?

Which of the following electronic configurations is correct for  $Cu^+$ ?

- (i)  $[Ar]3d^84s^0$
- (ii)  $[Ar]3d^94s^1$
- (iii)  $[Ar]3d^{10}4s^0$
- (iv)  $[Ar]3d^{10}4s^2$

( 3 )

(d) এক্টিনাইড শ্রেণীর প্রথম মৌলটোৰ পৰমাণু ক্ৰমাংক হ'ল  
The atomic number of first element of actinoid series is

- (i) 57
- (ii) 58
- (iii) 56
- (iv) 60

(e) অষ্টফলকীয় স্ফটিক ক্ষেত্ৰত Fe(II)-ৰ নিম্ন ঘূৰ্ণন ইলেক্ট্রনীয় বিন্যাসটো হৈছে  
The low spin configuration of Fe(II) ion in octahedral field is

- (i)  $t_{2g}^5 e_g^1$
- (ii)  $t_{2g}^6 e_g^0$
- (iii)  $t_{2g}^4 e_g^2$
- (iv)  $t_{2g}^3 e_g^3$

#### UNIT—I

2. তলত দিয়া প্ৰশ্নোৰ উত্তৰ দিয়া :

Answer the following questions :

- (a)  $Fe^{2+}$  আৰু  $Ni^{2+}$  আয়নৰ ইলেক্ট্রনীয় বিন্যাস লিখা। 2  
Write down the electronic configuration of  $Fe^{2+}$  and  $Ni^{2+}$  ions.

( 4 )

নাইবা/Or

 $[\text{Ti}(\text{H}_2\text{O})_6]^{3+}$  যৌগটো বঙ্গীন। কারণ দর্শোয়া। $[\text{Ti}(\text{H}_2\text{O})_6]^{3+}$  is coloured. Give reason.

- (b)  $3d$  প্রীতি অন্তর্ভুক্ত মৌলসমূহের অনুষ্টটকীয় ধর্ম আৰু সংকুল যোগ গঠন কৰা সামৰ্থ্যৰ বিষয়ে চমুকৈ লিখা।

$1 \frac{1}{2} + 1 \frac{1}{2} = 3$

Write briefly about catalytic properties and complex formation ability of  $3d$  series elements.

- (c) লেহেনাইড সংকোচন বুলিলে কি বুজা? ইয়াৰ দুটা প্ৰভাৱৰ বিষয়ে লিখা।

$1 + 2 = 3$

What do you mean by lanthanide contraction? Write about two consequences of lanthanide contraction.



নাইবা/Or

আয়ন-বিনিয়য় পদ্ধতিবে লেহেনাইড প্ৰথকীকৰণ প্ৰক্ৰিয়াটো লিখা।

3  
Write down the ion-exchange method for separation of lanthanides.

## UNIT-II

3. (a) তলত দিয়াবোৰ উপায়কৰণ কৰা :  $1 \times 2 = 2$   
Write down the IUPAC nomenclature of the following :



( 5 )

নাইবা/Or

তলত দিয়া সংকুল যৌগবোৰৰ সংকেত লিখা :  $1 + 1 = 2$ 

Write down the formula of the following coordination complexes :

(i) ট্ৰেটা এমাইন ডাইছালফেট' ক'বাল্ট (III) আয়ন  
Tetraaminedisulphato cobalt (III) ion

(ii) এম'নিয়াম একুঅ' পেন্টাছায়েন' ক'বাল্টেট (III)  
Ammonium aqua pentacyano cobaltate (III)

- (b) (i)  $[\text{FeF}_6]^{3-}$  উচ্চ অণুচৰকীয়া যোজ্যতা বান্ধনি তত্ত্বৰ সহায়ত ব্যাখ্যা কৰা।

$[\text{FeF}_6]^{3-}$  is highly paramagnetic. Explain in the light of valence bond theory.

- (ii)  $\text{Co}(\text{NH}_3)_4 \text{Cl}_2$ -ৰ সম্ভাৱ্য সমযোগিতাৰোৰ লিখা।  $2 + 2 = 4$

Write the probable isomerisms of  $\text{Co}(\text{NH}_3)_4 \text{Cl}_2$ .

## UNIT-III

4. (a) ক্ৰিস্টেল ক্ষেত্ৰ তত্ত্বৰ মূল স্বীকাৰ্যকেইটা লিখা।  $2$   
Write down the main postulates of crystal field theory.

( 6 )

নাইবা/Or

Spectrochemical শ্রেণীর ওপরত এটা চয় টোকা লিখা।

Write a short note about spectrochemical series.

- (b) ক্রিস্টল ক্ষেত্র তত্ত্ব সহায়ত অষ্টফলকীয় আৰু  
ট্রিগ্রাম'নেল ক্ষেত্রত d-অৰবিটেলৰ বিভাজন দেখুওৱা।

$$2+2=4$$

Show crystal field splitting of d-orbital  
in octahedral and tetragonal fields in  
the light of CFT.

- (c)  $d^5$  (উচ্চ ঘূৰ্ণন)-ৰ বাবে ক্রিস্টল ক্ষেত্র সুস্থিৰতা  
শক্তি (CFSE) নিৰ্ণয় কৰা।

2

Find the crystal field stabilization  
energy (CFSE) for  $d^5$  (high spin).

নাইবা/Or

জান-টেলাৰ বিচ্ছিন্নিৰ ওপৰত এটা চয় টোকা লিখা।

2

Write a short note on Jahn-Teller  
distortion.

( 7 )

### SECTION-B

#### ( Physical Chemistry )

( Marks : 26 )

5. শুন্ধ উত্তৰটো বাচি উলিওৱা :

$1 \times 3 = 3$

Choose the correct answer :

- (a) এটা প্ৰথম-ক্ৰম বিক্ৰিয়াৰ বাবে অৰ্দ-জীৱনকাল আৰু  
বিক্ৰিয়াৰ গতি ক্ৰৰকৰ মাজৰ সম্বন্ধটো হ'ল

The relationship between half-life  
period and rate constant for a first-  
order reaction is

(i)  $t_{\frac{1}{2}} = 0.693 K_1$

(ii)  $t_{\frac{1}{2}} = \frac{0.693}{K_1}$

(iii)  $t_{\frac{1}{2}} = \frac{0.0693}{K_1}$

- (iv) ওপৰৰ এটোও নহয়

None of the above

- (b) তৰলৰ সান্দৰ্তা নিৰ্ণয়ত পৰীক্ষাগাৰত ব্যৱহাৰ হোৱা  
সজুলিবিধি হ'ল

The apparatus used in measuring  
viscosity of a liquid in laboratory is

- (i) ট্ৰে'লেগম'মিটাৰ  
stalagmometer

- (ii) অষ্টবাল্ড ভিছক'মিটাৰ  
Ostwald viscometer
- (iii) পিকন'মিটাৰ  
pyknometer
- (iv) ওপৰৰ এটাৰ নহয়  
None of the above
- (c) বাস্তৱ গেছ এটাই আদৰ্শ গেছৰ দৰে আচৰণ কৰিবলৈ  
ই'লে তলৰ কোনটো অবস্থাত বাধিব লাগিব?  
A real gas shows ideal behaviour under  
which of the following conditions?
- (i) উচ্চ চাপ  
High pressure
  - (ii) নিম্ন উৰ্ফতা  
Low temperature
  - (iii) উচ্চ উৰ্ফতা  
High temperature
  - (iv) ওপৰৰ এটাৰ নহয়.  
None of the above
6. তলৰ প্ৰশ্নবোৰৰ যি কোনো তিনিটাৰ উত্তৰ দিয়া :       $2 \times 3 = 6$   
Answer any three of the following questions :
- (a) গড় মুক্ত পথৰ সংজ্ঞা দিয়া। ইয়াৰ প্ৰকাশৰাশিটো লিখা।  
Define mean free path. Write the  
expression for it.

- (b) ভান ডাৰ বাল প্ৰৰক  $a$  আৰু  $b$ ৰ একক লিখা।  
Write the units of van der Waals'  
constants  $a$  and  $b$ .
- (c)  $aA + bB \rightarrow P$  বিক্ৰিয়াটোৰ বাবে গতিবেগৰ  
সূৰীকৰণটো  
 $r = K[A]^x [B]^y$   
হ'লে বিক্ৰিয়াটোৰ ক্ৰম নিৰ্ণয় কৰা।  
For the reaction  $aA + bB \rightarrow P$ , the  
reaction rate is  
 $r = K[A]^x [B]^y$   
Determine the order of reaction.
- (d) দেখুওৱা যে, মাত্ৰিকভাৱে পৃষ্ঠান আৰু পৃষ্ঠশক্তি সমান।  
Show that surface tension is equal to  
surface energy dimensionally.
- (e) মিলাৰ সূচকাংক মানে কি বুজা? যদি এখন তলে  
স্ফটিকীয় অক্ষ তিনিডালক  $2 : -3 : -3$  অনুপাতত হৈ  
কৰে, তেন্তে তলখনৰ মিলাৰ সূচকাংক নিৰ্ণয় কৰা।  
What do you mean by Miller indices? If  
a crystal plane intercepts the three  
axes in the ratio  $2 : -3 : -3$ , then what is  
the Miller indices of the plane?
7. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া :       $3 \times 4 = 12$   
Answer the following questions :
- (a) আদৰ্শ গেছৰ আচৰণৰ পৰা বাস্তৱ গেছৰ বিচ্যুত হোৱাৰ  
কাৰণ উল্লেখ কৰা।  
Write the causes of deviation of real  
gases from ideal behaviour.

( 10 . )

- (b) দেখুওৱা যে প্রথম-ক্রম বিক্রিয়াৰ বাবে আর্দজীৱনকাল প্রাৰম্ভিক গাত্তাৰ ওপৰত নিৰ্ভৰশীল নহয়।  
Show that for a first-order reaction half-life period is independent of initial concentration of the reactant.
- (c) পৰিষ্কাগাৰত এটা তৰলৰ সামুদ্রতা নিৰ্ণয়ৰ এটা পদ্ধতি বৰ্ণনা কৰা।  
Describe a method of determining viscosity of a liquid in laboratory.
- (d) (i) শ্বেটি বিসংগতিৰ ওপৰত এটি চমু টোকা লিখা।  
Write a short note on Schottky defect.  
(ii) শক্টিকৰ সাতটা শ্ৰেণীৰ নাম লিখা।  
Write the names of seven crystal systems.

8. তলৰ প্ৰশ্নৰেৰ যি কোনো এটাৰ উত্তৰ দিয়া : 5  
Answer any one of the following questions :

- (a) (i) এটা দ্বিতীয়-ক্রম বিক্রিয়াৰ উদাহৰণ দিয়া। দ্বিতীয়-ক্রম বিক্রিয়াৰ,  $2A \rightarrow P$  বিক্রিয়াজাত পদাৰ্থৰ বাবে অনুকলিত গতি সমীকৰণটো নিৰ্ণয় কৰা।  
Give example of a second-order reaction. Deduce the integrated rate equation for the second-order reaction  $2A \rightarrow P$ .  
(ii) ব্ৰাগৰ সমীকৰণটো উপপাদন কৰা।  
Deduce Bragg's equation.

( 11 )

- (b) (i) দেখুওৱা যে  
Show that

$$\frac{RT_c}{P_c V_c} = \frac{8}{3}$$

3

- (ii) তৰলৰ সামুদ্রতাৰ ওপৰত উষ্ণতাৰ প্ৰভাৱৰ বিষয়ে লিখা।

2

Write the effect of temperature on the viscosity of a liquid.

★ ★ ★